

PM delivers 'State of the World' special address at the World Economic Forum's Davos Agenda

January 18, 2022

প্রধান মন্ত্ৰীয়ে বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডেভচ সূচীত 'বিশ্বৰ স্থিতি' বিশেষ ভাষণ প্ৰদান কৰে

জানুৱাৰী 18, 2022

"ক'ৰনা কালত, ভাৰতে বহুতো প্ৰাণ ৰক্ষা কৰে আৱশ্যকীয় ঔষধ আৰু প্ৰতিষেধক যোগান ধৰি নিজৰ 'এক পৃথিৱী, এক স্বাস্থ্য' দৰ্শন অৱলম্বন কৰি"

"ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বিশ্বজুৰা যোগান-শৃংখলত বিশ্বৰ নিৰ্ভৰযোগ্য অংশীদাৰ হোৱাৰ বাবে"

"এয়া উত্তম সময় ভাৰতত বিনিয়োগ কৰাৰ বাবে"

"ভাৰতে স্ব-নিৰ্ভৰশীলৰ প্ৰতি নিজৰ লক্ষ্যত কেৱল প্ৰক্ৰিয়া সহজকৰণৰ ওপৰত মনোযোগ কৰা নাই, লগতে বিনিয়োগ আৰু উৎপাদন উৎসাহিত কৰিছে।"

"ভাৰতে আগলুক 25 বছৰৰ লক্ষ্যসমূহ মনত ৰাখি নীতি গঠন কৰিছে। এই সময়কালত, দেশখনে উচ্চ বিকাশ আৰু কল্যাণ আৰু মঙ্গলৰ সম্পূৰ্ণ লক্ষ্য ৰাখিছে। বিকাশৰ এই কাল হ'ব সেউজ, পৰিষ্কাৰ, বহনযোগ্য আৰু লগতে নিৰ্ভৰশীল"

"'পেলাই দিয়া' সংস্কৃতি আৰু ভোগবাদে জয়বায়ু প্ৰত্যাহ্বান অধিক গভীৰ কৰিছে। আজিৰ 'লোৱা-ব্যৱহাৰ কৰা-নিষ্পত্তি কৰা' অৰ্থনীতিৰ পৰা দ্ৰুতগতিত এক চক্ৰিয় অৰ্থনীতিলৈ যোৱাটো প্ৰয়োজনীয়।"

এল.আই.এফ.ই.ক এক গণ আন্দোলনলৈ পৰিৱৰ্তন কৰাটো এক শক্তিশালী ভেঁটি হ'ব পাৰে পি-3ৰ বাবে অৰ্থাৎ 'প্ৰ' প্লেনেট পিপল"

"এয়া জৰুৰী যে প্ৰতিখন গণতান্ত্ৰিক দেশে এই সন্থাসমূহৰ সংশোধনৰ বাবে দাবী কৰিব লাগে যাতে তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজাৰ কাৰ্য সম্পন্ন কৰিব পাৰে,"

প্ৰধান মন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডেভচ সূচীত 'বিশ্বৰ স্থিতি' বিশেষ ভাষণ দিয়ে আজি ভিডিঅ' কনফাৰেন্সৰ যোগেদি।

প্ৰধান মন্ত্ৰীয়ে কয় যে ভাৰতে মহামাৰী আন এক ধৌৰ সৈতে সতৰ্কতা আৰু আত্মবিশ্বাসেৰে যুঁজিছে আৰু বহুতো আশাবাদী ফলাফলৰ সৈতে অৰ্থনৈতিক দিশত আগবাঢ়িছে। তেওঁ কয় যে এক শক্তিশালী গণতন্ত্ৰ হিচাপে ভাৰতে মানৱতালৈ আশাৰ এক সঁফুৰা প্ৰদান কৰিছে য'ত আছে গণতন্ত্ৰৰ ওপৰত

ভাৰতৰ অটল বিশ্বাস, প্ৰযুক্তি যি 21তম শতিকাৰ সৰল কৰিছে আৰু ভাৰতীয়সকলৰ দক্ষতা আৰু মেজাজ। প্ৰধান মন্ত্ৰীয়ে কয় যে ক'ৰনা কালত, ভাৰতে বহুতো জীৱন ৰক্ষা কৰে আৱশ্যকীয় ঔষধ আৰু প্ৰতিষেধক ৰপ্তানি কৰি নিজৰ 'এক পৃথিৱী, এক স্বাস্থ্য'ৰ দৰ্শন অৱলম্বন কৰি। ভাৰত হৈছে বিশ্বৰ তৃতীয় বৃহত্তম ফাৰ্মাচিউটিকেল উৎপাদক আৰু 'বিশ্বৰ ফাৰ্মাচী' হিচাপে গণ্য কৰা হয়', তেওঁ লগতে কয়।

প্ৰধান মন্ত্ৰীয়ে কয় যে আজিৰ দিনত, ভাৰতে অভিলেখ সংখ্যক ছফটৱেৰ ইঞ্জিনিয়াৰ প্ৰদান কৰিছে। 50 লাখতকৈ অধিক ছফটৱেৰ ডেভেল'পাৰে ভাৰতত কাম কৰি আছে। তেওঁ অৱগত কৰে যে ভাৰতত আজি তৃতীয় সৰ্বাধিক সংখ্যাৰ ইউনিকৰ্ণ আছে। যোৱা ছয় মাহৰ ভিতৰত, 10 হাজাৰতকৈ অধিক ষ্টাৰ্ট-আপে পঞ্জিকৰণ কৰিছে। তেওঁ লগতে ভাৰতৰ বৃহৎ, সুৰক্ষিত আৰু সফল ডিজিটেল পেমেণ্ট প্লেটফৰ্মৰ কথা কয় আৰু অৱগত কৰে যে যোৱা মাহৰ ভিতৰতে ইউনিফাইড পেমেণ্ট ইন্টাৰফেচৰ যোগেদি 4.4 বিলিয়নতকৈ অধিক লেনদেন হয়। প্ৰধান মন্ত্ৰীয়ে ব্যৱসায় কৰাৰ সৰলতা উন্নত কৰা আৰু চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰাৰ পদক্ষেপসমূহৰ বিষয়ে কয়। তেওঁ কৰ্পৰেট কৰ হাৰৰ সৰলীকৰণ আৰু ইয়াক বিশ্বৰ সৰ্বাধিক প্ৰতিযোগী কৰাৰ কথা উল্লেখ কৰে। ভাৰতে ড্ৰ'ন, মহাকাশ, ভূ-স্থানিক মেপিংৰ দৰে ক্ষেত্ৰ নিয়ন্ত্ৰণমুক্ত কৰিছে আৰু আইটি আৰু বিপিঅ' খণ্ডৰ সৈতে সম্বন্ধীয় বহু-কলীয়া টেলিকম নিয়ন্ত্ৰণত সংশোধন আনিছে। "আমি যোৱা বছৰত 25 হাজাৰতকৈ অধিক নীতি আঁতৰাই দিছোঁ", তেওঁ লগতে কয়।

এক অংশীদাৰ হিচাপে ভাৰতৰ বাঢ়ি অহা আকৰ্ষণ উল্লেখ কৰি, প্ৰধান মন্ত্ৰীয়ে কয় যে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বিশ্বৰ নিৰ্ভৰযোগ্য অংশীদাৰ হোৱাত বিশ্বজুৰা যোগান শৃংখলত আৰু বহুতো দেশৰ সৈতে মুকলি বাণিজ্য চুক্তিৰ বাবে কাম কৰি আছে। উদ্ভাৱন, প্ৰযুক্তি অভিযোজন আৰু উদ্যমিতাৰ উৎসাহত ভাৰতৰ ক্ষমতাই ভাৰতক এক আদৰ্শ বিশ্বজুৰা অংশীদাৰ কৰে। "সেয়ে, এয়া উত্তম সময় ভাৰতত বিনিয়োগ কৰাৰ", তেওঁ কয়। তেও ভাৰতীয় যুৱচামে উদ্যমিতাত নতুন উচ্চতা অৰ্জনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে 2014 চনৰ কেৱল 100টা ষ্টাৰ্ট-আপৰ তুলনাত, ভাৰতত আজি 60 হাজাৰতকৈ অধিক ষ্টাৰ্ট-আপ আছে। যাৰ ভিতৰত 80 হৈছে ইউনিকৰ্ণ আৰু 2021 চনতে 40তকৈ অধিক ইউনিকৰ্ণৰ উদয় হয়।

ভাৰতৰ আত্মবিশ্বাসী পদক্ষেপ উল্লেখ কৰি, প্ৰধান মন্ত্ৰীয়ে কয় যে যেতিয়া ক'ৰনা কালত বিশ্বই সংখ্যাবাচক সহজকৰণৰ দৰে হস্তক্ষেপৰ ওপৰত মনোযোগ দি আছিল, ভাৰতে সংশোধনসমূহ শক্তিশালী কৰিছিল। তেওঁ ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনি পদক্ষেপসমূহ উল্লেখ কৰে যেনে 6 লাখ গাঁওত অপ্টিকেল ফাইবাৰ, সংযোগ সম্বন্ধীয় আন্তঃগাঁথনিত 1.3 ট্ৰিলিয়ন ডলাৰ বিনিয়োগ, সম্পদ মুদ্ৰাকৰণৰ যোগেদি 80 বিলিয়ন ডলাৰ উপাৰ্জনৰ লক্ষ্য আৰু গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সকলো অংশীদাৰক একেখন মঞ্চত আনিবলৈ সামগ্ৰী, মানুহ আৰু সেৱাৰ অবিচ্ছিন্ন সংযোগলৈ নতুন গতি আধানৰ বাবে। শ্ৰী মোদীয়ে মঞ্চখনক কয় যে ভাৰতে স্ব-নিৰ্ভৰশীলৰ প্ৰতি নিজৰ লক্ষ্যত কেৱল প্ৰক্ৰিয়া সহজকৰণৰ ওপৰত মনোযোগ কৰা নাই, লগতে বিনিয়োগ আৰু উৎপাদন উৎসাহিত কৰিছে। ইয়াৰ সৰ্বাতোকৈ স্পষ্ট অভিব্যক্তি হৈছে 14টা খণ্ডত 26 বিলিয়ন ডলাৰৰ মূল্যৰ উৎপাদন সংযুক্ত উৎসাহ আঁচনি, তেওঁ কয়। তেওঁ জোৰ দিয়ে যে ভাৰতে আগন্তুক 25 বছৰৰ লক্ষ্যসমূহ মনত ৰাখি নীতি গঠন কৰিছে। এই সময়কালত, দেশখনে উচ্চ বিকাশ আৰু কল্যাণ আৰু মঙ্গলৰ সম্পূৰ্ণ লক্ষ্য ৰাখিছে। বিকাশৰ এই কাল হ'ব সেউজ, পৰিষ্কাৰ, বহনযোগ্য আৰু লগতে নিৰ্ভৰশীল, প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীয়ে আজিৰ জীৱন শৈলী আৰু নীতিসমূহৰ পৰিৱেশগত খৰচৰ ওপৰত মনোযোগ দিয়ে। তেওঁ জলবায়ুৰ ওপৰত আমাৰ জীৱন-শৈলীৰ কাৰণৰ প্ৰত্যাহ্বানসমূহ উল্লেখ কৰে। "'পেলাই দিয়া' সংস্কৃতি আৰু ভোগবাদে জয়বায়ু প্ৰত্যাহ্বান অধিক গভীৰ কৰিছে। আজিৰ 'লোৱা-ব্যৱহাৰ কৰা-নিষ্পত্তি কৰা' অৰ্থনীতিৰ পৰা দ্ৰুতগতিত এক চক্ৰিয় অৰ্থনীতিলৈ যোৱাটো প্ৰয়োজনীয়।" এলআইএফই অভিযানৰ প্ৰসঙ্গ কৰি, যি তেওঁ চিঅ'পি26 সন্মিলনত দিছিল, প্ৰধান মন্ত্ৰীয়ে কয় যে এলআইএফই-ক এক গণ আন্দোলনলৈ পৰিণত কৰাটো পি-3 অৰ্থাৎ 'প্ৰ-প্লেনেট-পিপল'ৰ বাবে এক শক্তিশালী ভেঁটি হ'ব পাৰে। এলআইএফই অৰ্থাৎ 'পৰিৱেশৰ বাবে জীৱনশৈলী' হৈছে এক স্থিতিস্থাপক আৰু বহনশীল জীৱনশৈলীৰ এক দৰ্শন যি জলবায়ু সংকট আৰু ভৱিষ্যতৰ অপ্ৰত্যাশিত প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজিবলৈ সহায় কৰিব। শ্ৰী মোদীয়ে লগতে মঞ্চখনক ভাৰতৰ চিত্ৰাকৰ্ষক অভিলেখৰ বিষয়ে কয় লক্ষ্য তাৰিখৰ বহুত আগতে জলবায়ু লক্ষ্য অৰ্জন কৰাৰ।

প্ৰধান মন্ত্ৰীয়ে বিশ্ব শৃংখলৰ পৰিৱৰ্তনশীল বাস্তৱসমূহ অনুযায়ী অভিযোজন কৰাৰ প্ৰয়োজনৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে বিশ্ব পৰিয়ালে পৰিৱৰ্তনশীল বিশ্ব শৃংখলত নতুন প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈছে আৰু প্ৰতিখন দেশ আৰু বিশ্বজুৰা এজেক্সিৰ পৰা একত্ৰিত আৰু সমন্বিত ক্ৰিয়াৰ বাবে আহ্বান কৰে। তেওঁ যোগান শৃংখল প্ৰতিবন্ধন, মূল্যবৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনক মুখ্য উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ লগতে ক্ৰিপট'কাৰেঞ্চিৰ উদাহৰণ দিয়ে য'ত সম্বন্ধীয় প্ৰযুক্তি আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহ কোনো নিৰ্দিষ্ট দেশৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁ সকলোকে ইয়াৰ ওপৰত এক মন্তব্যৰ বাবে আহ্বান কৰে। তেওঁ প্ৰশ্ন কৰে যে বহুপক্ষীয় সংগঠনসমূহ এনে স্থিতিত আছে নে এক পৰিৱৰ্তনশীল পৰিস্থিতিত বিশ্ব শৃংখলৰ প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিবলৈ, যিহেতু এই সংগঠনসমূহ সৃষ্টি হোৱাৰ সময়ৰ পৰা পৃথিৱীখন সলনি হৈছে। "সেয়ে এয়া জৰুৰী যে প্ৰতিখন গণতান্ত্ৰিক দেশে এই সন্ধানসমূহৰ সংশোধনৰ বাবে দাবী কৰিব লাগে যাতে তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজাৰ কাৰ্য সম্পন্ন কৰিব পাৰে," তেওঁ সামৰণি কৰে।

নতুন দিল্লী

জানুৱাৰী 17, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.